

LP
Class - I




শিক্ষাৰ অধিকাৰ
সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যসন বহী
Evaluation and Practice Book
সুমোনথাই আরো সর' বহী
মূল্যায়ন ও অভ্যাস পুস্তিকা
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
চাংয়েং চাংলেঙ্গগী বহী



Not For
Sale



FOUR LINE & PLAIN BOOK

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাবা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাবা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

LP
Class - I



শিক্ষাৰ অধিকাৰ
সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাসন বহী
Evaluation and Practice Book
সুমোনথাই আরো সর' বহী
মূল্যায়ন ও অভ্যাস পুস্তিকা
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
চাংয়েং চাংলেঙ্গগী বহী



Not For
Sale



SQUARE LINE & PLAIN BOOK

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুর্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাবা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাবা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

LP
Class-II




সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাসন বহী
Evaluation and Practice Book
সুমোনথাই আরো सर' बही
मूल्यায়न ओ अभ्यास पुस्तिका
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
चांशेयें चांश्लेञ्जगी बही



Not For
Sale



FOUR LINE & PLAIN BOOK

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুর্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাবা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাবা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

LP
Class - II



সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাসন বহী
Evaluation and Practice Book
সুমোনথাই আরো সর' বহী
মূল্যায়ন ও অভ্যাস পুস্তিকা
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
चांये२ चांलेझगी बही



Not For
Sale



SQUARE LINE & PLAIN BOOK

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাবা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাবা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

LP
Class
III to V



সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাসন বহী

Evaluation and Practice Book

सुमोनथाइ आरो सर' बही

মূল্যায়ন ও অভ্যাস পুস্তিকা

Suinawn leh Thawdan Bu

मुल्यायनके र अभ्यसन पुस्तिका

मुल्यांकन और अभ्यास खाता

চাংয়েং চাংলেঙ্গগী বহী



Not For
Sale



SINGLE LINE

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন

কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাবা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাবা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

LP
CLASS
III TO V




শিক্ষাৰ অধিকাৰ
সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাসন বহী
Evaluation and Practice Book
সুমোনথাই আরো सर' बही
मूल्यায়न ओ अभ्यास पुस्तिका
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
चांये९ चांलेअगी बही



Not For
Sale



PLAIN BOOK

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুর্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাবা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাবা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

UP
Class
VI TO VIII



সৰ্বশিক্ষা অভিযান, অসম
সকলোৰে পঢ়ো সকলোৰে আগবাঢ়ো

২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাসন বহী
Evaluation and Practice Book
সুমোনথাই আরো सर' बही
मूल्यায়न ओ अभ्यास पुस्तिका
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
चांये२ चांलेअगी बही



Not For
Sale



PLAIN BOOK

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুর্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাৰা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাৰা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰধানত উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাবা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াবা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

UP
Class
VI TO VIII



২০১৭
চন



বিনামূলীয়া
সংস্কৰণ



মূল্যায়ন আৰু অভ্যাস বহী
Evaluation and Practice Book
সুমোনথাই আরো সর' বহী
মূল্যায়ন ও অভ্যাস পুস্তিকা
Suinawn leh Thawdan Bu
मुल्यायनके र अभ्यसन पुस्तिका
मुल्यांकन और अभ्यास खाता
চাংয়েং চাংলেঙ্গী বহী



Not For
Sale



SINGLE LINE

Name of Student :

Name of School :

Class :

Roll No. :

Year :

অসম সৰ্বশিক্ষা অভিযান মিছন
কাহিলিপাৰা, গুৱাহাটী-১৯

পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ল'বলগীয়া কিছুমান সাৰধানতা

A few precautionary measures to be taken in order to avoid road accidents



ৰাস্তাত যাওঁতে (While Walking on the road) -

- খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে যাৰা।
- Always walk on your left side.
- ৰাস্তা পাৰ হওঁতে সোঁৱে-বাঁৱে চাই পাৰ হ'বা।
- While crossing the road always look to your right and left and then cross.
- ৰাস্তাত ফুটপাথ থাকিলে সদায় ফুটপাথেৰে খোজ কাঢ়িবা।
- Walk on the footpath if there is one.
- 'জেব্রা চিন' থকা ৰাস্তা পাৰ হওঁতে সদায় জেব্রা চিন অঁকা ঠাইৰ ওপৰেদি খোজ কাঢ়ি পাৰ হ'বা।
- While crossing roads with Zebra crossings, always cross over the zebra lines.
- ৰাতি টৰ্চ লাইট ব্যৱহাৰ কৰিবা।
- Use torchlight at night.
- চাইকেল চলাওঁতে দুজন উঠি নাযাৰা।
- Don't ride a bicycle carrying a pillion rider.

ৰে'ল ক্ৰছিং পাৰ হওঁতে (While crossing the railway level crossing) -

- ৰে'ল ক্ৰছিঙৰ বন্ধ গেট পাৰ হৈ যাত্ৰা নকৰিবা।
- Don't cross the gate at the railway level crossing when it is closed.
- ৰে'ল গাড়ীখন পাৰ হৈ নোযোৱালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till the train passes.
- ৰে'ল ক্ৰছিঙৰ দুয়োফালৰ গেট নদঙালৈকে ৰে'লপথ পাৰ নহ'বা।
- Don't cross the railway lines till gates on both the sides of the railway level crossing are opened.



বাছত যাত্ৰা কৰোঁতে (While travelling by bus) -

- বাছত সাৰথানে উঠিবা।
- Board the bus carefully.
- বাহিৰলৈ থু-খেকাৰ নেপেলাৰা।
- Don't spit outside the bus.
- যাত্ৰীৰ সংখ্যা বেছি হ'লে শাৰী পাতি উঠিবা।
- Make a queue and then board the bus when there are many passengers.
- বাছৰ পাওদানিত উঠি যাত্ৰা নকৰিবা।
- Do not station yourself on the foot-board while the bus is moving.
- হাত-ভৰি বা মূৰ খিৰিকীৰে বাহিৰলৈ নুলিয়াৰা।
- Don't stick out your hands and legs or head outside the window.
- বাছখন সম্পূৰ্ণৰূপে ৰখাৰ পিছতহে উঠা-নমা কৰিবা।
- Board or Alight from the bus when it stops completely.
- বাছৰ পৰা নামোতে দুয়োদিশ ভালদৰে চাই ল'বা।
- While alighting from the bus look to your right and left properly.



ৰাস্তাত খোজ কাঢ়োঁতে বা পাৰ হওঁতে শিশু, বৃদ্ধ বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিক সহায় কৰাটো
আমাৰ দায়িত্ব আৰু কৰ্তব্য।

It is our responsibility and duty to help the children, the old or the physically disabled
persons walking on the road or crossing the road



শিক্ষা (প্ৰাথমিক) বিভাগ, অসম চৰকাৰ

Guideline for Evaluation and Practice Book

1. Evaluation & Practice Book can be used for activities, besides its normal use of Evaluation by students. It can be used for home work also.
 2. Teachers should give importance on proper use of each page of Evaluation & Practice Book and all writing practices should be done there.
 3. It can be used for re-evaluation for the students who score low in the Evaluation.
 4. After every evaluation, the Progress Report Card must be signed by Class Teacher, Head Teacher, Guardians and President of the School Managing Committee.
১. মূল্যায়ন ও অভ্যাসন বহীখন অনুশীলন কাৰ্যৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে মূল্যায়নৰ বাবেও ব্যৱহাৰ কৰিব। প্ৰয়োজন সাপেক্ষে ছাত্ৰ-ছাত্ৰীক ঘৰলৈও নিবলৈ দিব পাৰে।
 ২. শিক্ষক-শিক্ষয়িত্ৰীয়ে মূল্যায়ন আৰু অভ্যাসন বহীৰ প্ৰতিটো পৃষ্ঠা সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব আৰু বিষয় ভিত্তিক লিখনৰ কাৰ্যবোৰ কৰাব।
 ৩. মূল্যায়নত কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনঃ মূল্যায়নৰ বাবেও বহীখন ব্যৱহাৰ কৰিব পাৰে।
 ৪. প্ৰতিটো মূল্যায়নৰ অন্তত খতিয়ান পত্ৰত শ্ৰেণী শিক্ষক/শিক্ষয়িত্ৰী, প্ৰধান শিক্ষক/শিক্ষয়িত্ৰী, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চহী থকাটো নিশ্চিত কৰিব।
 १. मूल्यांकन खाता में मूल्यांकन व्यावहार के साथ साथ विद्यार्थियों के अभ्यास कार्य भी करेंगे। अगर जरूरत पड़े तो मूल्यांकन रजिस्टर घर में भी ले जा सकते हैं।
 २. शिक्षक-शिक्षिका ने मूल्यांकन खाता के हर एक पृष्ठा व्यावहार के लिए अधिक नजर रखेंगे और विषय अनुसार लिखन कार्य करेंगे।
 ३. मूल्यांकन में कम नम्बर पानेवाला विद्यार्थियों के लिए पुनः मूल्यांकन के लिए इस रजिस्टर को इस्तेमाल करेंगे।
 ४. हर एक मूल्यांकन के समाप्ति पर कक्षा के शिक्षक-शिक्षिका, प्रधान अध्यापक-अध्यापिका, अभिभावक और विद्यालय परिचालना समिति के समाप्ति का हस्ताक्षर अनिवार्य हैं।
 ১. মূল্যায়ন ও অভ্যাসন পুস্তিকা মূল্যায়নের জন্য ব্যবহার করা ছাড়াও ছাত্ৰ-ছাত্ৰীরা অনুশীলন কাৰ্যৰ জন্যও ব্যৱহাৰ কৰবে। প্ৰয়োজন সাপেক্ষে ছাত্ৰ-ছাত্ৰীৰা ঘৰে নিয়ে যেতেও পাৰবে।
 ২. শিক্ষক-শিক্ষয়িত্ৰীৰা মূল্যায়ন ও অভ্যাসন পুস্তিকাৰ প্ৰতিটো পৃষ্ঠা সঠিক ব্যৱহাৰৰ উপৰ গুৰুত্ব দেবেন এবং বিষয় ভিত্তিক লিখন কাৰ্য কৰাবেন।
 ৩. মূল্যায়নে কম নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীদেৰ ক্ষেত্ৰে পুনঃ মূল্যায়ন কৰাৰ জন্যও মূল্যায়ন ও অভ্যাসন পুস্তিকা ব্যৱহাৰ কৰবেন।
 ৪. প্ৰতিটি মূল্যায়নৰ শেষে খতিয়ান পত্ৰে শ্ৰেণী শিক্ষক/শিক্ষয়িত্ৰীৰা, প্ৰধান শিক্ষক/শিক্ষয়িত্ৰীৰ, অভিভাৱক এবং বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ স্বাক্ষৰ থাকা নিশ্চিত কৰবেন।
 1. सुमोनथाइ आरो सर'बहीखी सुमोनथाइनि थाखाय बाहायनायनि अनगायबो फरायसा-फरायमुलिआ उनसोलो हाबानि थाखायबो बाहायनो हागोन। गोनानादिथै फरायसा-फरायमुलिखी न'आबबो लानो हानो हायो।
 2. फोरोगिरि-फोरोगिरिजोआ सुमोनथाइ आरो सर'बहीनि मोनफ्रोमबो बिलाइखी थियै बाहायनायनि सायाब गोसो हागोन आरो आयदानि सायाब लिरनाय हाबाफोरखी खालाम हागोन।
 3. सुमोनथाइआब खम नम्बर मोननाय फरायसा-फरायमुलिनि थाखाय फिन सुमोनथाइनि थाखायबो सुमोनथाइ आरो सर'बही बाहायगोन।
 4. मोनफ्रोमबो सुमोनथाइ जोबनायनि उनाब दावगानाय लाइआब थाखो फोरोगिरि, गाहाइ फोरोगिरि, दिथागिरि आरो फरायसालि सामलायग्रा आफादनि आफादगिरिनि मुसाइ थानायखी थि खालामगोन।

পৰিষ্কাৰকৈ হাত ধোৱাঃ (Wash your hands neat and clean)

হাত দুখন ৰাখিবা পৰিষ্কাৰ কৰি, সু-স্বাস্থ্য হ'ব তোমাৰ সদায় লগৰী!

Keep your hands clean and neat, good health you shall always meet !

- খোৱাৰ আগত আৰু খোৱাৰ পাছত, হাত দুখন চাবোনেৰে ভালকৈ ধুবা।
- Wash your hands with soap before and after every meal.
- শৌচালয় ব্যৱহাৰ কৰাৰ পাছত, চাবোনেৰে হাত দুখন ধুবলৈ নাপাহৰিবা।
- Do not forget to wash your hands with soap after defecation.

ভূমিকম্প হোৱাৰ সময়ত ল'ব লগা সাবধানতাঃ (Measures to be taken during Earthquake)

- মজবুত মেজ বা ওখ বিছনাৰ তলত সোমোৱা।
- Get shelter under a strong table or a high bed.
- তোমাৰ হাত দুখনেৰে, তোমাৰ মূৰ আৰু মুখ ঢাকি ৰখা।
- Use your hands to cover your head and face.
- কম্পন বন্ধ নোহোৱালৈকে মেজখন ধৰি থাকিবা।
- Hold the table or bed till earthquake stops.
- ওখ গছ, বিদ্যুৎতৰ খুটা আৰু তাৰৰ পৰা দূৰত থাকিবা।
- Keep yourself away from tall trees, electric posts and wires.

বানপানী হোৱাৰ আগতে ল'ব লগা সাবধানতাঃ (Measures to be taken before Flood)

- বানপানী হোৱাৰ আগত, তলত উল্লেখ কৰা বস্তুসমূহৰ সৈতে তোমালোকৰ জৰুৰীকালীন বেগটো মজুত ৰাখিবা। এটা ৰেডিঅ', টৰ্চলাইট আৰু ওপৰঞ্চি বেটাৰী, বিশুদ্ধ খোৱা-পানী, শুকান খাদ্য সামগ্ৰী, নিমখ আৰু চেনি ইত্যাদি।
- Keep the emergency bag/kit ready with radio, torchlight with additional battery, drinking water, dry edibles, sugar, salt etc.
- বস্ত্ৰ বন্ধাৰ বাবে টান ৰছী। কাপোৰ কানি আৰু মূল্যবান সামগ্ৰী ৰাখিবলৈ জল-বোধী মোনা, ছাতি আৰু বাঁহৰ লাঠি ইত্যাদি মজুত ৰাখিবা।
- Keep materials such as rope, clothes, water proof bag for keeping valuables umbrella, stick etc.
- সৰ্পদংশন আৰু পেটচলা (ডায়েৰীয়া) ৰ বাবে অতিৰিক্ত ঔষধ সহ প্ৰাথমিক চিকিৎসাৰ বাকচ ৰাখিবা।
- Keep the First Aid Kit ready with medicines for snake bite, diarrhoea and other medicines.

বানপানী হোৱাৰ সময়ত ল'ব লগা সাবধানতাঃ (Measures to be taken during Flood)

- জৰুৰীকালীন বেগ সহ নিৰাপদ আশ্ৰয় স্থানলৈ যোৱা।
- Proceed to safe shelter with emergency kit.
- বিছনা বা মেজৰ ওপৰত ঘৰুৱা সামগ্ৰীবোৰ উঠাই থোৱা।
- Keep your household belongings on the bed or table.
- উতলোৱা পানী খোৱা।
- Drink boiled water.
- বানপানীৰ মাজলৈ নাযাবা।
- Do not tread into the flood waters.

বানপানী হৈ যোৱাৰ পাছত ল'ব লগা সাবধানতাঃ (Measures to be taken after Flood)

- টোপাশৰ বীজানু নাশ কৰিবলৈ ব্লিছিং পাউদাৰ আৰু চূণ ব্যৱহাৰ কৰা।
- Use Bleaching Powder and Lime all around the house to destroy germs.
- খোৱা খাদ্য ঢাকি ৰাখিবা।
- Keep food covered.
- কীট পতঙ্গৰ দংশনৰ পৰা সাৱধানে থাকিবা।
- Beware of insect bites.
- চৰকাৰীভাৱে যেতিয়ালৈকে নিৰাপদ বুলি ঘোষণা কৰা নহয়, তেতিয়ালৈকে নিৰ্দিষ্ট স্থানৰ বাহিৰলৈ নাযাবা।
- Do not leave the safe area until it is officially declared that it is safe to go back home.
- ব্যৱহাৰ কৰাৰ আগতে, বৈদ্যুতিক সামগ্ৰীবোৰ ভালদৰে শুকুৱাই পৰীক্ষা কৰি লোৱা।
- Before putting the electric gadgets/machines into use, get them checked and fully dried.

Date :



Teacher's Signature